



প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা
সঘনাই (সোধা প্ৰশ্নসমূহ (এফএকিউসমূহ))

1. প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কি হয়?

অনিশ্চয়তা আৰু অনুকূল বতৰৰ অভিলতাৰ ফলস্বৰূপে খেতি-পথাৰত হোৱা শস্যৰ ক্ষতিৰ পৰিণামস্বৰূপে হোৱা লোকচানৰ বিৰুদ্ধে খেতিয়কসকলক সুৰক্ষা দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি প্ৰদান কৰা হৈছে।

2. কোনবোৰ কাৰণসমূহৰ বাবে শস্য প্ৰভাৱিত হয় আৰু কোনবোৰ বিপদসমূহক সাঙুৰি লোৱা হয়?

প্ৰাকৃতিক বিপৰ্যয়, কীট-পতংগৰ আক্ৰমণ আৰু অতিপাত নতুবা কম বৰষুণৰ দৰে অনুকূল বতৰৰ দিনসমূহ, অতিপাত নতুবা নিম্ন উষ্ণতা, আৰ্দ্ৰতা, বৰফ পৰা, ধুমুহা বতাহ ইত্যাদি।

3. দাবী নিষ্পত্তিৰ মূল্যায়ন কেনেকৈ কৰা হয়?

- a. যদিহে বীমা কৰা বতৰত বীমাকৃত শস্যসমূহৰ প্ৰতি হেক্টৰৰ প্ৰকৃত শস্যৰ বীমা ইউনিট বা একক (চিচিইসমূহৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়)ৰ বাবে নিৰ্দিষ্ট আৰম্ভণীৰ শস্যখিনিৰ অভাৱ হয়, সেই নিৰ্ধাৰিত অঞ্চলৰ আৰু শস্যৰ বাবে সকলো বীমাকাৰী খেতিয়কসকল শস্যৰ অভাৱত ভুগিব লাগিব বুলি বিবেচনা কৰা হয়।

নিম্নলিখিত সূত্ৰ অনুসৰি “দাবী” গণনা কৰা হ’ব:

(আৰম্ভণীৰ শস্য – প্ৰকৃত শস্য)

_____ x চাম ইনচিৰ’ড

আৰম্ভণীৰ শস্য

য’ত,

আৰম্ভণীৰ শস্য (থ্ৰেচল্ড ইয়াল্ড) হৈছে যোৱা সাত বছৰৰ ভিতৰত উত্তম পাঁচ বছৰৰ উত্তম গড় ফচল গড় শস্যক যাক সেই শস্যৰ ক্ষতিপূৰণ স্তৰৰ দ্বাৰা কৰি পোৱা গুণফল।

- b. বীমা কোম্পানীয়ে এবাৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক/ইউটি চৰকাৰৰ পৰা বতৰৰ বাবে প্ৰিমিয়াম সাহায্য প্ৰাপ্ত কৰাৰ পাছতে কৃষকসকলৰ দাবী নিষ্পত্তি কৰা হয়।

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).

Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.



- c. সংশ্লিষ্ট বীমা কোম্পানীসমূহৰ পৰা দাবীৰ পৰিমাণখিনি প্ৰাপ্ত কৰাৰ পাছত, বিত্তীয় সংস্থা/বেংকে 1 সপ্তাহৰ ভিতৰত স্বল্পভোগী কৃষকসকললৈ দাবী কৰা টকাখিনি প্ৰদান কৰা উচিত আৰু 7 দিনৰ ভিতৰত শাখা কাৰ্যালয়সমূহত স্বল্পভোগীসকলৰ সম্পূৰ্ণ সন্নিবেশসমূহ প্ৰদৰ্শন কৰা উচিত আৰু সত্যতা প্ৰতিপন্ন আৰু হিচাপ-নিকাচ পৰীক্ষাৰ বাবে ব্যৱহাৰ্য্যৰ প্ৰমাণপত্ৰৰ সৈতে বীমা কোম্পানীসমূহলৈ প্ৰতিবেদন পঠিয়াব লাগে।
- d. স্বৈচ্ছাকৃতৰ ভিত্তিত কৃষকসকলক সাঙুৰি লোৱাৰ ক্ষেত্ৰত অৰ্থাত বীমা কোম্পানীৰ দ্বাৰা দাবী কৰা সন্নিবেশসমূহৰ এখন সূচনাৰ সৈতে কৃষকসকলৰ ব্যক্তিগত একাউন্টসমূহলৈ প্ৰত্যক্ষভাৱে মধ্যস্থ পৰিমাণখিনি, দেয় দাবীসমূহ জমা হ'ব।

4. এই আঁচনিৰ অধীনত আৰোপিত প্ৰিমিয়াম হাৰসমূহ কিমান হয়?

পিএমএফবিআই(PMFBI)ৰ অধীনত বীমাংকিক প্ৰিমিয়াম হাৰসমূহ নিম্নলিখিত ধৰণৰ হয়:-

- a. খাৰিফ শস্যৰ বাবে, কৃষকসকলৰ দ্বাৰা পৰিশোধ কৰা সৰ্বোচ্চ প্ৰিমিয়াম হাৰসমূহ হৈছে চাম ইনচি়'ৰ্ডৰ 2% বা বীমাংকিক প্ৰিমিয়ামৰ হাৰ, যিটোৱেই কম হয়।
- b. ৰবি শস্যৰ বাবে, কৃষকসকলৰ দ্বাৰা পৰিশোধ কৰা সৰ্বোচ্চ প্ৰিমিয়াম হাৰসমূহ হৈছে চাম ইনচি়'ৰ্ডৰ 1.5% বা বীমাংকিক প্ৰিমিয়ামৰ হাৰ, যিটোৱেই কম হয়।
- c. ৰবি আৰু খাৰিফ শস্যৰ বাবে, কৃষকসকলৰ দ্বাৰা পৰিশোধ কৰা সৰ্বোচ্চ প্ৰিমিয়াম হাৰসমূহ হৈছে চাম ইনচি়'ৰ্ডৰ 5% বা বীমাংকিক প্ৰিমিয়ামৰ হাৰ, যিটোৱেই কম হয়।

5. কৃষকসকলৰ বাবে প্ৰযোজ্য বীজৰ দাবী কেনেকৈ প্ৰতিৰোধ কৰা হয়?

বীজ/ৰোপণ বিপদ প্ৰতিৰোধ: এক নিৰ্ধাৰিত ক্ষেত্ৰৰ বেছিভাগ বীমাকৃত শস্যসমূহৰ ক্ষেত্ৰত বৰষুণৰ অভাৱ বা প্ৰতিকূল বতৰৰ অৱস্থাসমূহৰ দৰে প্ৰতিকূল বতৰৰ অৱস্থাসমূহৰ বাবে বীজ/ৰোপণ প্ৰতিৰোধ কৰা হয়, বীমাকৃত শস্যসমূহ চাম ইনচি়'ৰ্ডৰ সৰ্বোচ্চ 25% লৈকে দাবীসমূহৰ নিষ্পত্তিৰ বাবে যোগ্য হ'ব।

- I. **কভাৰেজটো** কৃষকসকললৈ প্ৰযোজ্য হয়, যদিহে আগতীয়াকৈ নিৰ্ধাৰিত ইউনিটত বীজ সিচাৰ ক্ষেত্ৰৰ 75% তকৈ অধিক ঠাইৰ শস্যসমূহত প্ৰভাৱিত যোগ্য বিপদসমূহৰ ব্যাপক দুৰ্ঘটনাৰ ফলত সৰ্বমুঠ শস্যৰ লোকচান হয় নতুবা কৃষকজনে বৰষুণৰ অভাৱত বা অতিৰিক্ত বৰষুণৰ ফলত শস্যৰ

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).

Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.

অংকুৰণ বা বীজ সিঁচিব নোৱাৰে নতুবা বীজখিনি অন্য ঠাইত ৰোপণ বা সিঁচিব পৰা অৱস্থাত নাথাকে ।

II. অহঁতাৰ মানদণ্ড:

কেৱল সেইসকল কৃষকসকলে, যিসকলে ক্ষতিৰ আগতে তেওঁলোকৰ একাউন্টৰ পৰা প্ৰিমিয়াম পৰিশোধ কৰিছে/নতুবা প্ৰিমিয়াম একাউন্টৰ পৰা কাট খাইছে, সেইসকলেহে যোগ্য হয় । ৰাজ্যিক চৰকাৰে সূচীত বীমা একক বা ইউনিট আৰু 15 দিনৰ ভিতৰত বতৰৰ আৰম্ভণীতে শস্য অনুসৰি সিঁচাৰ সাধাৰণ পথাৰসমূহ প্ৰদান কৰিব ।

“সিঁচাঁ/ৰোপণ প্ৰতিৰোধ কৰাখিনি” পৰিশোধ কৰা হয়, তেতিয়াহে যদিহে ওপৰৰ বিপদসমূহৰ যিকোনো এটা সংঘটিত হোৱাৰ ফলত শস্য সিঁচাঁ পথাৰসমূহৰ 75%তকৈ অধিক নিৰ্ধাৰিত শস্য নিসিঁচাকৈ থাকি যায় ।

III. ক্ষতি মূল্যায়নৰ প্ৰক্ৰিয়া:

- ✓ এই কভাৰ কেৱল প্ৰধান শস্যসমূহৰ বাবেহে সহজলভ্য হয় ।
- ✓ মুঠ চাম ইনচিৰ'ডৰ 25% পৰিশোধ কৰা হ'ব আৰু ইয়াৰ পিছত পলিটীখন অন্ত পৰিব ।

বিঃদ্রঃ: বীমা কোম্পানীয়ে ৰাজ্যিক চৰকাৰৰ জাননী/নিৰ্দেশৰ 30 দিনৰ ভিতৰত, চূড়ান্ত চৰকাৰী প্ৰিমিয়াম চাবচিডিলৈ অপেক্ষা কৰাৰ অবিহনে দাবীসমূহৰ প্ৰাপ্য টকাখিনি মুকলি কৰিব, সেইয়া আঁচনিৰ নিৰ্দেশাৱলীসমূহৰ অনুসৰি প্ৰিমিয়াম প্ৰাপ্তৰ ওপৰত নিৰ্ভৰশীল হয় ।

6. কৃষকসকলৰ বাবে স্থায়ী শস্যৰ পৰ্য্যায়ৰ সময়চোৱাত প্ৰদান কৰা কভাৰেজ কি হয়?

স্থায়ী শস্য(সিঁচাঁৰ পৰা শস্য কটালৈ): ব্যাপক বিপদৰ বীমা অ-প্ৰতিৰোধ্য বিপদসমূহৰ ফলত হোৱা শস্যৰ ক্ষতিক সাঙুৰিবলৈ প্ৰদান কৰা হয়, অৰ্থাত, স্থায়ী শস্যৰ সময়চোৱাত অহা খৰাং, শুকান অৱধি, বানপানী, প্লাবন, কীট-পতংগ আৰু ৰোগসমূহ, ভূমি-স্বলন, প্ৰাকৃতিকগত জুই লগা, আৰু বিজুলী ধেৰেকণি, বতাহ, শিলবৰষুণ, ধূণীবতাহ, টাইফুন, প্ৰচণ্ড বতাহ, হাৰিকেন আৰু টৰ্ণাডু ইত্যাদি ।

- I. দাবীসমূহৰ মধ্য বতৰৰ বিপত্তিৰ বাবে দাবীসমূহ পৰিশোধ কৰাখিনি বানপানী, দীৰ্ঘস্থায়ী শুকান অৱধিসমূহ, তীব্ৰ খৰাং ইত্যাদিৰ ক্ষেত্ৰত স্থায়ী শস্যৰ বাবে প্ৰযোজ্য হয়, য'ত প্ৰত্যাশিত শস্যখিনি 50%তকৈ কম হ'ব ।
- II. **কৃষকসকলৰ বাবে অহঁতাৰ মানদণ্ড**-সেইসকলে যিসকলে প্ৰিমিয়াম পৰিশোধ কৰিছে নতুবা ক্ষতিৰ আগতে যিসকলৰ একাউন্টৰ পৰা প্ৰিমিয়ামৰ পৰিমাণখিনি কাট খাই গৈছে, সেইসকলেহে যোগ্য হয় ।

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).

Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai - 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.



বিঃদ্রঃ: যদিহে সাধাৰণ শস্য কটা সময়ৰ আগতে 15 দিনৰ ভিতৰত বিপত্তি সংঘটিত হয়, তেতিয়া এই প্ৰবিধানটো বলবদ্ধ নহয়। প্ৰক্সি সূচকসমূহৰ ওপৰত ভিত্তি কৰি ক্ষতি জাননীৰ জৰিয়তে ৰাজ্যিক চৰকাৰৰ দ্বাৰা এই প্ৰবিধান বলবদ্ধ হয়।

III. ক্ষতি মূল্যায়ন প্ৰক্ৰিয়া:

চৰকাৰৰ সৈতে সংযুক্ত ক্ষতি মূল্যায়ন সম্পন্ন কৰা হয় আৰু একাউন্ট-পৰিশোধ কৰাৰ ওপৰত প্ৰযোজ্যখিনি নিম্নলিখিত সূত্ৰ অনুসৰি গণনা কৰা হয়:

$$\frac{\text{আৰম্ভণীৰ শস্য - মুঠ শস্য}}{\text{আৰম্ভণীৰ শস্য}} \times \text{চাম ইনচিউৰ্ড} \times 25\%$$

বিঃদ্রঃ: সম্ভাৱনীয় দাবীসমূহৰ 25% লৈকে সৰ্বোচ্চ পৰিমাণখিনি পৰিশোধ কৰা হয়, অন্তিম দাবীসমূহৰ বিৰুদ্ধে সালসলনিটো নিৰ্ভৰ কৰে।

IV. ক্ষতি মূল্যায়ন আৰু প্ৰতিবেদন দাখিল কৰাৰ সময় সীমা

ক্ষতি হোৱাৰ 7 দিনৰ ভিতৰত চৰকাৰৰ দ্বাৰা ক্ষতিৰ সৰিশেষসমূহৰ ভিত্তিত অৰ্হতা প্ৰদান কৰা হ'ব। ক্ষতিৰ পাছত 15 দিনৰ ভিতৰত ক্ষতিৰ মূল্যায়ন সম্পূৰ্ণ কৰা হ'ব।

বীমা কোম্পানীৰ দ্বাৰা অন-একাউন্ট পৰিশোধখিনি মুকলি কৰা হ'ব, আঁচনিৰ নিৰ্দেশাৱলীসমূহৰ অনুসৰি, চূড়ান্ত চৰকাৰী প্ৰিমিয়াম চাবচিডিলৈ অপেক্ষা কৰাৰ অবিহনে দাবীসমূহৰ প্ৰাপ্য টকাখিনি মুকলি কৰিব।

দাবী সম্পৰ্কীয় প্ৰশ্নসমূহৰ বাবে গ্ৰাহকে আমাৰ ক'ল চেণ্টাৰ 1800 266 0700 লৈ ফোন কৰিব পাৰে নতুবা care@hdfcergo.com ত আমালৈ এক মেইল পঠিয়াব পাৰে।

7. ইয়াৰ পাছতো শস্য কটাখিনিৰ ক্ষতিখিনি সাঙুৰি লোৱা হয় নে আৰু কিমানখিনিলৈকে সাঙুৰি লোৱা হয়?

শস্য-কটাৰ পৰৱৰ্তী ক্ষতিসমূহ: শিলবৰষুণ, ঘূৰ্ণীবতাহ আৰু ঘূৰ্ণীবতাহৰ বৰষুণ আৰু অবতৰীয়া বৰষুণসমূহৰ বিশেষ বিপদসমূহৰ বিৰুদ্ধে শস্য কটাৰ পাছত পথাৰত প্ৰসাৰিত অৱস্থাত আৰু কটা অৱস্থাত শুকান হ'বলৈ দিয়া সেই শস্যসমূহৰ সংগ্ৰহৰ পৰা দুই সপ্তাহৰ এক সৰ্বোচ্চ সময়চোৱালৈকে কভাৰেজটো সহজলভ্য হয়।

- V. গোটেই দেশজুৰি ঘূৰ্ণীবতাহ আৰু ঘূৰ্ণীবতাহৰ বৰষুণ আৰু অবতৰীয়া বৰষুণসমূহৰ বিশেষ বিপদসমূহৰ ফলত পথাৰত “কটা আৰু প্ৰসাৰিত”ৰ পাছত সংগ্ৰহ কৰা শস্যৰ ক্ষতিৰ পৰিণামস্বৰূপে ক্ষতিৰ পৰা শস্য সংগ্ৰহ কৰাৰ সৰ্বোচ্চ সময়চোৱা হৈছে শুকান হ'বলৈ ৰখা উদ্দেশ্যৰ পৰা দুই সপ্তাহলৈ (14 দিন):

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).
Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.

- VI. **যোগ্যতাৰ মানদণ্ড:** সেইসকলে যিসকলে প্ৰিমিয়াম পৰিশোধ কৰিছে নতুবা ক্ষতিৰ আগতে যিসকলৰ একাউন্টৰ পৰা প্ৰিমিয়ামৰ পৰিমাণখিনি কাট খাই গৈছে, সেইসকলহে যোগ্য হয়। শস্য সংগ্ৰহ কৰাৰ পিছত 14 দিনলৈকে নিৰ্ধাৰিত বিপদসমূহৰ দ্বাৰা সংঘটিত হোৱা ক্ষতি।
- VII. **ক্ষতি মূল্যায়ন প্ৰক্ৰিয়া:**

কৃষকসকলে আমাৰ ক'ল চেণ্টাৰ নম্বৰ 1800 266 0700 লৈ ক্ষতি হোৱাৰ 72 ঘণ্টাৰ ভিতৰত খবৰ বা সূচনা প্ৰদান কৰিব লাগিব আৰু সূচনাত নিশ্চিতভাৱে প্ৰভাৱিত খেতি-পথাৰৰ আৰু বীমাকৃত শস্যৰ সংখ্যা-ভিত্তিক জৰীপৰ সৱিশেষসমূহ থাকিব লাগিব। কৃষকসকলে দাবীসমূহ পৰিশোধ কৰাৰ প্ৰয়োজনীয়তা অনুসৰি সকলো সম্পৰ্কীয় নথিপত্ৰসমূহৰ সৈতে পূৰ্ণ কৰা দাবী প্ৰপত্ৰখন পিছলি জমা কৰিব লাগিব।

ক্ষতি মূল্যায়ক এজন নিযুক্তি দিয়া হ'ব আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত মূল্যায়নখিনি সম্পূৰ্ণ কৰা হ'ব, ক্ষতি মূল্যায়ন প্ৰতিবেদন চূড়ান্ত হোৱাৰ পিছত দাবীসমূহ নিষ্পত্তি কৰা হ'ব, আঁচনিৰ নিৰ্দেশাৱলীসমূহৰ অনুসৰি প্ৰিমিয়ামৰ প্ৰাপ্তিৰ ওপৰত এইয়া নিৰ্ভৰশীল হয়।

দাবী সম্পৰ্কীয় প্ৰশ্নসমূহৰ বাবে গ্ৰাহকে আমাৰ ক'ল চেণ্টাৰ 1800 266 0700 লৈ ফোন কৰিব পাৰে নতুবা care@hdfcergo.com ত আমালৈ এক মেইল পঠিয়াব পাৰে।

8. ভূমিস্বত্ব আৰু শিলাবৃষ্টি সাঙুৰি লোৱা হয়নে আৰু কেনেকৈ দাবী কৰা হয়?

স্থানীয় বিপদসমূহ: শিলাবৃষ্টি, ভূমিস্বত্ব, প্লাবন, বিজুলী ধেৰেকণি আৰু ব্ৰজপাতৰ বাবে প্ৰাকৃতিক কাৰণত জুই লগাৰ ফলত নিৰ্ধাৰিত অঞ্চলৰ পৃথকে থকা খেতি-পথাৰৰ চিনাক্তকাৰী স্থানীয় বিপদসমূহ সংঘটিত হোৱাৰ পৰিণামস্বৰূপে ক্ষতি/লোকচান:

- VIII. ভূমিস্বত্ব, শিলাবৃষ্টি আৰু প্লাবনৰ ফলত হোৱা যিকোনো স্থানীয় বিপদ/শংকাসমূহৰ ফলত শস্যৰ ক্ষতি হ'লে, যাৰ ফলত কৃষকজনৰ এক নিৰ্ধাৰিত ইউনিট বা মাটি প্ৰভাৱিত হয়, সেইখিনিৰ বাবে এক স্থানীয় বিপদৰ অধীনত দাবী কৰাৰ যোগ্য হয়।
- IX. **যোগ্যতাৰ মানদণ্ড:** সেইসকলে যিসকলে প্ৰিমিয়াম পৰিশোধ কৰিছে নতুবা ক্ষতিৰ আগতে যিসকলৰ একাউন্টৰ পৰা প্ৰিমিয়ামৰ পৰিমাণখিনি কাট খাই গৈছে, সেইসকলহে যোগ্য হয়।

বিঃদ্রঃ: সর্বোচ্চ পৰিশোধখিনি ইনপুটসমূহৰ ব্যয়ৰ সমানুপাতিক হ'ব, বীমাকৃত বিপদৰ সংঘটিত হোৱালৈকে এইয়া অধীন হয়, চাম ইনচি়'ৰ্ডৰ ওপৰত নিৰ্ভৰশীল হয় ।

যদিহে প্ৰস্তাৱিত (চিচিই তথ্যৰ ভিত্তিত) ক্ষেত্ৰৰ অধীনত পৰিশোধ কৰাখিনি স্থানীয় ক্ষতিসমূহতকৈ অধিক হয়, দুটাৰ সর্বোচ্চ দাবীসমূহ বীমাকৃত কৃষকসকললৈ পৰিশোধ কৰা হ'ব। এই কভাৰৰ অধীনৰ পৰিশোধ মাত্ৰ আঁচনিৰ নিৰ্দেশনা অনুসৰি চৰকাৰী প্ৰিমিয়ামৰ নূন্যতম অগ্ৰীম প্ৰাপ্ত কৰাৰ পাছত বীমা কোম্পানীৰ দ্বাৰা পৰিশোধ কৰা হ'ব।

x. ক্ষতি মূল্যায়ন প্ৰক্ৰিয়া:

কৃষকসকলে আমাৰ ক'ল চেণ্টাৰ নম্বৰ **1800 266 0700** লৈ ক্ষতি হোৱাৰ 72 ঘণ্টাৰ ভিতৰত খবৰ বা সূচনা প্ৰদান কৰিব লাগিব আৰু সূচনাত নিশ্চিতভাৱে প্ৰভাৱিত খেতি-পথাৰৰ আৰু বীমাকৃত শস্যৰ সংখ্যা-ভিত্তিক জৰীপৰ সৱিশেষসমূহ থাকিব লাগিব । কৃষকসকলে দাবীসমূহ পৰিশোধ কৰাৰ প্ৰয়োজনীয়তা অনুসৰি সকলো সম্পৰ্কীয় নথিপত্ৰসমূহৰ সৈতে পূৰ্ণ কৰা দাবী প্ৰপত্ৰখন পিছলি জমা কৰিব লাগিব ।

ক্ষতি মূল্যায়ক এজন নিযুক্তি দিয়া হ'ব আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত মূল্যায়নখিনি সম্পূৰ্ণ কৰা হ'ব, ক্ষতি মূল্যায়ন প্ৰতিবেদন চূড়ান্ত হোৱাৰ পিছত দাবীসমূহ নিষ্পত্তি কৰা হ'ব, আঁচনিৰ নিৰ্দেশাৱলীসমূহৰ অনুসৰি প্ৰিমিয়ামৰ প্ৰাপ্তিৰ ওপৰত এইয়া নিৰ্ভৰশীল হয় ।

দাবী সম্পৰ্কীয় প্ৰশ্নসমূহৰ বাবে গ্ৰাহকে আমাৰ ক'ল চেণ্টাৰ 1800 266 0700 লৈ ফোন কৰিব পাৰে নতুবা care@hdfcergo.com ত আমালৈ এক মেইল পঠিয়াব পাৰে ।

বিঃদ্রঃ: যুদ্ধ আৰু নিউক্লীয়েৰ বিপদসমূহৰ পৰা উদ্ভৱ হোৱা ক্ষতিসমূহ, বিদ্বেশপৰায়ণ ক্ষতি আৰু অন্যান্য প্ৰতিৰোধ্য বিপদসমূহ বৰ্হিত্ব কৰা হ'ব ।

9. এই আঁচনিৰ অধীনত কোনটো শস্য সাঙুৰি ল'ব পাৰে?

- খাদ্যমূলক শস্যসমূহ যেনে, চেৰিল, ঘেঁহু আৰু দালিজাতীয় শস্যসমূহ
- তেলৰ বীজসমূহ অৰ্থাত বাদাম
- বাৰ্ষিক ব্যৱসায়িক/বাৰ্ষিক উদ্যানমূলক শস্যসমূহ যেনে ফলমূল আৰু শাক-পাঁচলিসমূহ

বহুবৰ্ষজীৱি শস্যসমূহৰ কভাৰেজৰ ক্ষেত্ৰত সেই বহুবৰ্ষজীৱি উদ্যানশস্যসমূহ সামৰি ল'ব পাৰি যাৰ ফল অনুমান কৰাৰ বাবে বাবে মানসম্পন্ন প্ৰণালী উপলব্ধ।

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).

Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai - 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.

10. সাধাৰণ প্ৰিমিয়াম সাহাৰ্য্য অনুপাত কি হ'ব?

- a. বীমাংকিক প্ৰিমিয়াম হাৰ আৰু কৃষকৰ পৰিশোধ কৰা প্ৰিমিয়ামৰ হাৰৰ পাৰ্থক্যক সাধাৰণ প্ৰিমিয়াম সাহাৰ্য্য হাৰ বুলি বিবেচনা কৰা হয়, যিটো কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা সমানে ভাগবতৰা কৰা হয় ।
- b. কিছুমান ৰাজ্যসমূহে তেওঁলোকৰ নিয়ম অনুসৰি বাজেটৰ পৰা নিৰ্ধাৰিত সাহাৰ্য্যৰ ওপৰত আৰু অতিৰিক্ত সাহাৰ্য্য প্ৰদান কৰে আৰু কৃষকসকলে সেইখিনিৰ স্থিতি চৰকাৰী ৱেবচাইটত পৰীক্ষা কৰিব পাৰে ।

c. the status on Govt website on the same.

11. পিএমএফবিওয়াইৰ অধীনত সামৰি লোৱাৰ বাবে কৃষকৰ যোগ্যতা কি?

শ্বেয়াৰূপাৰ আৰু টেনেণ্ট কৃষকসকলক অন্তৰ্ভুক্ত কৰি বীমাযোগ্য আগ্ৰহ থকা সকলো কৃষকক এই আঁচনিখনৰ অধীনত সামৰি ল'ব পাৰে, অতিৰিক্তভাৱে কৃষকসকলক 2টা ভাগত বিভক্ত কৰা হয়:-

a. বাধ্যতামূলক উপাদান

বিত্তীয় প্ৰতিষ্ঠানসমূহে (যেনে ঋণী কৃষকসকল) চিজনেল এগ্ৰিকালচাৰেল অপাৰেচনচ(এচএঅ)ঋণ উপলব্ধ কৰা সকলো কৃষকক বিজ্ঞপ্তিত শস্য(সমূহ)ৰ বাবে সামৰি লোৱাতো বাধ্যতামূলক।

আঁচনিখনৰ নীতি অনুসৰি ঋণী কৃষকসকল বীমা কভাৰেজ নিশ্চিত কৰাতো বাধ্যতামূলক।

- ✓ শস্য যোজনাৰ যিকোনো পৰিৱৰ্তনৰ বিষয়ে বীজ ৰোপণ কৰাৰ একসপ্তাহৰ ভিতৰত বেংকক জাননী প্ৰদান কৰা উচিত।
- ✓ এচএলচিচিচি দ্বাৰা জাননী প্ৰদান কৰা মাত্ৰ এটা পূৰ্বনিৰ্ধাৰিত বিচ্ছিন্নযুক্ত(কাট অফ) তাৰিখত বীমাৰ প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হ'ব।

b. স্বৈচ্ছামূলক উপাদান

অ-ঋণী কৃষক আৰু খেতিয়কসকলৰ যিসকলে পিএমএফবিওয়াই অধীনত যিকোনো বিজ্ঞপ্তিত শস্যৰ বাবে যিকোনো বিজ্ঞপ্তিত বীমা উপলব্ধ কৰিব বিচাৰে তেঁওলোকৰ বাবে আঁচনিখন বৈকল্পিক হ'ব আৰু তেঁওলোকে কাট অফ তাৰিখৰ ভিতৰত তেঁওলোক নিকট বেংকৰ শাখা/পিএচিএচ/ প্ৰাধীকৃত চেনেল পাৰ্টনাৰ/বীমা কোম্পানীৰ

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).

Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.

বীমা মধ্যস্থতাকাৰীসকলৰ কাষ চাপি বীমাটোৰ বাবে প্ৰস্তাৱিত ফৰ্মেটত সম্পূৰ্ণৰূপে প্ৰস্তাৱৰ প্ৰ-পত্ৰ পূৰণ কৰি প্ৰয়োজনীয় পৰিমাণৰ প্ৰিমিয়াম ৰাশি তেঁও বীমাযোগ্য কৰাৰ আগ্ৰহ কৰা খেতি /শস্যবিধ কৰাৰ মাটিটুকুৰা (যেনে মালিকীস্বত্ব/ভাড়া/খেতি কৰাৰ অধিকাৰ) প্ৰয়োজনীয় নথিসংক্ৰান্তীয় সাক্ষ্য প্ৰমাণসহ বেংকৰ শাখা/বীমা মধ্যস্থতাকাৰী/চিএচচি কেন্দ্ৰসমূহত জমা দিব পাৰে।

- ✓ শস্য আঁচনিৰ যিকোনো পৰিৱৰ্তনৰ বিষয়ে বেংকক কাট অফ তাৰিখৰ আগত 2 দিনৰ ভিতৰত জাননী প্ৰদান কৰা উচিত।
- ✓ এচএলচিচিআইৰ দ্বাৰা ঘোষণা কৰা এটা পূৰ্বনিৰ্ধাৰিত কাট অফ তাৰিখত বীমা প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয়।
- ✓ কভাৰেজ (আবৃত) কৰাৰ বাবে আকাংক্ষা কৰা কৃষকসকলে নিৰ্বাচিত বেংকত এটা একাউন্ট খোলা/চলোৱা উচিত আৰু প্ৰস্তাৱৰ প্ৰ-পত্ৰখনত বেংক একাউন্টৰ বিৱৰণ প্ৰদান কৰা উচিত।
- ✓ কৃষকসকলে প্ৰস্তাৱটোত তেঁওলোকৰ ভূমি চিনাক্তকৰণ সংখ্যা উল্লেখ কৰা উচিত আৰু কৃষিযোগ্য ভূমিৰ দখল সম্বন্ধিত নথিভিত্তিক সাক্ষ্য প্ৰদান কৰিব লাগে। কৃষকসকলে ভূমিটুকুৰাৰ বাবে বীজ ৰোপণৰ নিশ্চিতকৰণৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগে।
- ✓ কৃষকজনে নিশ্চিত কৰা উচিত যে তেঁও এটুকুৰা একক উৎসৰ ভূমিত বিজ্ঞপ্তিত শস্য(সমূহ)ৰ খেতি কৰা/খেতি কৰাৰ বাবে প্ৰস্তাৱ কৰাৰ বাবে বীমা কভাৰেজ পাইছে। কোনো নকল অথবা দ্বৈত বীমা অনুমোদিত কৰা নহ'ব আৰু এনেধৰণৰ ঘটনাৰ ক্ষেত্ৰত কৃষকজন আবৃত অথবা সামৰণ(কভাৰেজ)ৰ বাবে উপযুক্ত নহ'ব। বীমা কোম্পানীয়ে এনেবোৰ ঘটনাৰ ক্ষেত্ৰত এনেধৰণৰ সকলো দাবী প্ৰত্যাহান কৰে আৰু লগতে প্ৰিমিয়াম ঘূৰাই নিদিয়াৰ অধিকাৰ সংৰক্ষণ কৰে।
- ✓ এনেধৰণৰ কৃষকসকলৰ বাবে কোম্পানীয়ে আইনী ব্যৱস্থা হাতত ল'ব পাৰে। আঁচনিখনে এই দুয়োটা উপাদানৰ অধীনৰ অনুসূচিত জাতি/অনুসূচিত জনজাতি আৰু মহিলা কৃষকসকলৰ ভিতৰত সৰ্বাধিত কৃষকক সামৰি লোৱাৰ বাবে উদ্দেশ্য গ্ৰহণ কৰিছে।

12. এই শস্যসমূহৰ বাবে উপলব্ধ কভাৰেজ(আবৃত)ৰ মাত্ৰা কি?

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).
Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.

শস্যসমূহ মূল্যৰ 100% ৰ বাবে কভাৰেজ প্ৰদান কৰা নহয়। মৌলিক বীমাকৃত ৰাশিতো খেতি কৰা শস্যৰ ফলনৰ দৰমূল্যৰ ভিত্তিত হ'ব। তাৰপাছত শস্যসমূহৰ শংকায়ুক্ততাৰ ভিত্তিত সুৰক্ষাৰ মাত্ৰাসমূহ জিলা আৰু শস্য পৰ্য্যায়ত ভিন্ন মাত্ৰাত যেনে **অনুৰূপ ধৰণৰ উচ্চ, মধ্যমীয়া আৰু নিম্ন পৰ্য্যায়ৰ শংকাৰ বাবে ক্ৰমে 70%, 80% আৰু 90%** লৈকে ভিন্ন সুৰক্ষা বীমা পৰ্য্যায়ৰ কভাৰেজ প্ৰদান কৰা হয়। ৰাজ্যখনৰ ৰাজ্যিক পৰ্য্যায়ৰ শস্য সম্বন্ধয় কমিটিয়ে নিবিদা প্ৰক্ৰিয়াৰ আগত বিজ্ঞপ্তিত শস্য আৰু স্থানৰ বাবে বিতৰ নিৰ্দিষ্ট মাত্ৰাটো আৰু সুৰক্ষাৰ পৰ্য্যায়তো অনুমোদিত কৰে। সেইবাবে কৃষকৰ বাবে কভাৰেজ ৰাজ্যিক পৰ্য্যায়ৰ সম্বন্ধয় কমিটিৰ দ্বাৰা ঘোষণা কৰা চূড়ান্ত ৰাশিটোৰ ভিত্তিত হয়।

13. পিএমএফবিওয়াইত পঞ্জীয়ন কৰাৰ বাবে কোনো সময়সীমা আছে নেকি?

নিৰ্দিষ্ট ৰাজ্যখনৰ ৰাজ্যিক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কাট অফ তাৰিখৰ ভিতৰত সকলো পঞ্জীয়ন সম্পূৰ্ণ কৰি আৰু কৃষকসকলে বীমা কোম্পানীয়ে নিৰ্ধাৰণ কৰি দিয়া কাট অফ তাৰিখৰ ভিতৰত নিয়মীয়াকৈ প্ৰিমিয়ামসমূহ বেংক অথবা মধ্যস্থতাকাৰীৰ দ্বাৰা পৰিশোধ কৰা প্ৰয়োজনীয়। কাট অফ তাৰিখৰ পাছত পলমকৈ প্ৰিমিয়াম পৰিশোধ কৰাৰ ক্ষেত্ৰত বীমা কোম্পানীয়ে কভাৰেজ প্ৰত্যাখান কৰাৰ অধিকাৰ সংৰক্ষণ কৰিছে।

14. পিএমএফবিওয়াই আঁচনিখন কাৰ্য্যকৰী কৰাৰ উদ্দেশ্য কি?

পিএমএফবিওয়াই এটা শংকা প্ৰশমন সঁজুলি যি কৃষকসকলক কৃষি কৰাৰ ধাৰাবাহিকতাৰ নিশ্চিতি দিয়াৰ বাবে তেঁওলোকক আৰ্থিক সাহায্য প্ৰদান কৰে আৰু তেঁওলোকৰ আয় সুস্থিৰ কৰাৰ লক্ষ্য গ্ৰহণ কৰে। আঁচনিখনে শস্যসমূহৰ সকলো পৰ্য্যায় যেনে বীজ ৰোপণ কৰাৰ পৰা ফচল কটাৰ পাছলৈকে অনাকাঙ্ক্ষিত বিপদসমূহৰ পৰা উদ্ভৱ হোৱা লোকচানসমূহ সামৰি লয়। কৃষিৰ ক্ষেত্ৰত উপাৰ্জন সুস্থিৰ কৰাৰ বাবে আৰু ধাৰণীয় উৎপাদন কৰাৰ বাবে এই আঁচনিখনে কৃষকসকলক আধুনিক উদ্ভাৱনী কৃষি পদ্ধতিসমূহ গ্ৰহণ কৰাৰ বাবে উৎসাহিত কৰে।

15. ব্যক্তিগত কৃষকৰ বাবে মৌলিক বীমাকৰণৰ সীমা কি?



. ৰাজ্যসমূহ বিভিন্ন শস্যসমূহৰ বাবে মৌলিক বীমাকৃত ৰাশিৰ বীমাৰ বাবে কৃষকসকলৰ বিজ্ঞপ্তিত শস্যৰ স্থানৰ দ্বাৰা প্ৰতি হেক্টৰক পূৰণ কৰা বিত্তৰ মাত্ৰা সমান। ৰাজ্যসমূহে এইচডিএফচি ইৰ্গোক খাৰিফ 2019 ৰ বাবে অনুমোদিত কৰা বিভিন্ন শস্যৰ মৌলিক বীমাকৃত ৰাশি নিৰ্দিষ্ট ৰাজ্যসমূহৰ নিজা ভাগসমূহত চাব পাৰিব।

16. কৃষকসকলৰ দাবীসমূহ নিষ্পত্তি কৰাৰ ভিত্তি কি?
প্ৰাৰম্ভিক ফচল(টিওয়াই)মানদণ্ডিত ফচল পৰ্য্যায় হ'ব য'ত সকলো বীমাকৃত কৃষকসকলৰ বাবে বিজ্ঞপ্তিত শস্যৰ বাবে এটা বীমা গোটৰ ফচলৰ বাবে বীমা সুৰক্ষা প্ৰদান কৰা হ'ব বিজ্ঞপ্তিত শস্যৰ প্ৰাৰম্ভিক ফচলসমূহৰ সুৰক্ষা পৰ্য্যায়ৰ গুণফলৰ দুটা বিজ্ঞপ্তিত দুৰ্যোগ বাদ দি শেহতীয়া সাত বছৰৰ ভিতৰৰ উত্তম পাঁচ বছৰৰ ফচলৰ ভিত্তিত জুৰি গণনা কৰা হ'ব। চূড়ান্ত দাবীটো প্ৰাৰম্ভিক ফচলৰ পৰা ফচলৰ প্ৰকৃত লোকচানৰ ভিত্তিত পৰিশোধযোগ্য হ'ব।

17. ৰাজ্য চৰকাৰৰ এই আঁচনিখন কাৰ্য্যকৰী কৰাৰ পূৰ্বচৰ্তসমূহ কি কি?
a. ৰাজ্যখনে বিজ্ঞপ্তিত বীমা গোটৰ অঞ্চলসমূহৰ বাবে সমহাত এটা প্ৰয়োজনীয় সংখ্যাৰ ক্ৰুপ কাটিং এক্সপেৰিমেণ্ট(চিচিই) পৰিচালনা কৰিব লাগে
b. ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰসমূহে চিচিই ভিত্তিত ফচলৰ ডাটাসমূহ চূড়ান্ত ফচল কটাৰ পৰা একমাহৰ ভিতৰত বীমা কোম্পানীয়ে বিধান দিয়া সময়সীমাৰ ভিতৰত বীমা কোম্পানীসমূহক জমা দিয়া উচিত।
c. ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰসমূহে পৰিশোধ নিষ্পত্তি কৰাৰ উদ্দেশ্যৰ বাবে অটোমেটিক উয়েডাৰ ষ্টেচন নেটৱৰ্ক শক্তিশালী কৰাতো সহজসাধ্য কৰি তোলা উচিত।
d. ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰসমূহে চিচিইসমূহ পৰিচালনা কৰাৰ বাবে আধুনিক কাৰিকৰী ব্যৱহাৰ কৰিব লাগে।

18. ঋণী কৃষকসকলৰ পৰা প্ৰস্তাৱ আৰু প্ৰিমিয়াম সংগ্ৰহৰ পদ্ধতিটো কি?

a. বাধ্যতামূলক উপাদানৰ অধীনৰ ঋণী কৃষকসকল- বিত্তীয় প্ৰতিষ্ঠানসমূহ

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).
Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.



শস্যসমূহৰ ঋতুৰ ভিত্তিত, বিজ্ঞপ্তিত শস্যসমূহৰ অধীনৰ ঋণী কৃষকসকলৰ বাবে বিজ্ঞপ্তিত শস্য অধীন ব্যক্তিগত ঋণী কৃষকসকল বাবে ঘোষিত ভূ-সম্পত্তি আৰু বিত্তমাত্ৰাৰ ভিত্তিত আৰু বেংকসমূহে খাৰিফ আৰু ৰবি শস্যকালৰ বাবে ঋণ প্ৰাপ্তিৰ যোগ্যতা পৃথকভাৱে গণনা কৰে আৰু বাধ্যতামূলক কভাৰেজৰ বাবে বিবেচনা কৰে।

কৃষাণ ক্ৰেডিট কাৰ্ডৰ অধীনৰ(কেচিচি) অধীন কৃষি ঋণসমূহো বাধ্যতামূলক কভাৰেজৰ অধীনত সামৰি লোৱা হয় আৰু বেংকে এই আঁচনিসমূহ কাৰ্যকৰী কৰাৰ লগত জড়িত সকলো অভিলেখৰ ৰক্ষণাবেক্ষণ দিব লাগে।

ঋণী কৃষকসকলৰ পৰা প্ৰস্তাৱ আৰু প্ৰিমিয়াম সংগ্ৰহ কৰাৰ বাবে নোডেল বেংকসমূহ দায়িত্বশীল হ'ব।

বাণিজ্যিক বেংক/আআৰবিবিৰ পৃথক বেংক শাখাসমূহে নোডেল শাখা হিচাপে কাৰ্য্য কৰে।সম্পৰ্কিত বেংক শাখাসমূহৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাসমূহ সম্পৰ্কিত মূখ্য বেংক আৰু আঞ্চলিক কাৰ্য্যালয়সমূহ/বাণিজ্যিক বেংক/আআৰবিবিসমূহ প্ৰশাসনীয় কাৰ্য্যালয়সমূহৰ দ্বাৰা প্ৰশাসিত হয়।

নোডেল/বেংক/শাখাসমূহৰ দ্বাৰা জমা দিয়া ঘোষণাত বীমা গোট, প্ৰতি গোটৰ মৌলিক বীমাকৃত ৰাশি, প্ৰতি গোটৰ প্ৰিমিয়াম, বীমাকৃত মুঠ ক্ষেত্ৰ, আৰু কৃষকৰ শ্ৰেণী(ক্ষুদ্ৰ, আৰু গৌণ অথবা আন) আৰু আন শ্ৰেণীৰ কৃষকসকলৰ (অনুসূচিত জাতি/অনুসূচিত জনজাতি/আন/মহিলা) সংখ্যাৰ বিৱৰণ, তেঁওলোকৰ বেংক একাউন্টৰ বিৱৰণসহ(বেংক/শাখা) শস্য বীমা পৰ্টেলৰ দ্বাৰা প্ৰদান কৰা /উল্লেখিত ফৰমেটত নিহিত থকা উচিত।

বাণিজ্যিক বেংক/আআৰবিবিসমূহ শাখাসমূহে পূৰ্বনিৰ্ধাৰিত সময়ৰ ভিতৰত শস্য বীমা পৰ্টেলৰ বিধান দিয়া ফৰমেটত বীমাকৃত কৃষকসকলৰ বিৱৰণসহ নিশ্চিতকৃত প্ৰস্তাৱসমূহ প্ৰত্যক্ষভাৱে জমা দিয়ে।

নোডেল বেংক/মধ্যস্থতাকাৰীসকলে প্ৰয়োজনীয় বিৱৰণ যেনে কৃষকৰ নাম, বেংক একাউন্ট সংখ্যা, গাঁও, কৃষকৰ শ্ৰেণী,ভূ-সম্পত্তিৰ পৰিমাণ, শস্য, মৌলিক বীমাকৃত ৰাশি, সংগ্ৰহিত প্ৰিমিয়াম , চৰকাৰী চাবচিচি ইত্যাদিৰ প্ৰয়োজনীয় বিৱৰণসহ সম্পৰ্কিত শাখাসমূহৰ পৰা চফট কপিৰ প্ৰতিজন কৃষকৰ তালিকা সংগ্ৰহ কৰে আৰু সেইখিনি চূড়ান্ত কাট অফ তাৰিখৰ 15 দিনৰ ভিতৰত ঘোষণাসহ বীমা কোম্পানীলৈ প্ৰেৰণ কৰে।

19. অ-ঋণী কৃষকসকলৰ পৰা প্ৰস্তাৱ আৰু প্ৰিমিয়াম গ্ৰহণ কৰাৰ পদ্ধতিটো কি?

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).
Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.



a. বৈকল্পিক উপাদানৰ অধীনৰ অ-ঋণী কৃষকসকল- চেনেল পাৰ্টনাৰ/মধ্যস্থতাকাৰীসকল

মিসকলে এচএএৰ পৰা ঋণসমূহ প্ৰাপ্ত কৰা নাই আৰু বীমাযোগ্যতাৰ বাবে আগ্ৰহী তেঁওলোকে নিকটৱৰ্তী বাণিজ্যিক বেংক অথবা আঞ্চলিক গ্ৰাম্য বেংক(আৰআৰবি) অথবা পিএচিএচ(ডিচিচিবি)ৰ শাখালৈ যোৱাৰ দ্বাৰা সামৰাই ল'ব পাৰে। বেংক বিষয়াই কৃষকসকলক প্ৰস্তাৱৰ প্ৰ-পত্ৰ পূৰণ, সম্পৰ্কিত নথি, মৌলিক বীমাকৃত ৰাশি আৰু প্ৰযোজ্য প্ৰিমিয়াম আদিৰ ক্ষেত্ৰত সহায় কৰিব আৰু নিৰ্দেশনা দিব।এনে ঘটনাৰ ক্ষেত্ৰত এটা বেংক একাউন্ট চলোৱাতো অত্যাৱশ্যকীয়।

সকলোবিলাক কৃষক মিসকলে এচএএৰ পৰা ঋণসমূহ উপলব্ধ কৰা নাই আৰু বীমাযোগ্যতাৰ বাবে আগ্ৰহী তেঁওলোকে প্ৰস্তাৱৰ প্ৰ-পত্ৰখন পূৰণ কৰি আৰু সম্পৰ্কিত নথি আৰু আইআৰডিএ, পদস্থ মধ্যস্থতাকাৰীৰ দ্বাৰা নিৰ্ধাৰণ কৰা প্ৰয়োজনীয় পৰিমাণৰ প্ৰিমিয়ামটো জমা দিব পাৰে।ভূমি অভিলেখ, 7/12 এক্সট্ৰেক অথবা ভূমি অধিগ্ৰহণৰ অভিলেখ, বীজ ৰোপণৰ প্ৰমাণপত্ৰ, আইডি প্ৰমাণপত্ৰ, বেংক পাচবুক, যদি বেংক পাচবুকত ফটো প্ৰমাণ নাথাকে তেতিয়া বাতিলকৃত ধনাদেশ আৰু শ্বেয়াৰুপাৰ অথবা টেনেণ্ট কৃষকসকলৰ প্ৰযোজ্য চুক্তি/কন্ট্ৰেক সম্পৰ্কিত নথি আৰু বীমাযোগ্য আগ্ৰহ প্ৰমাণিত কৰাৰ বাবে পদস্থ মধ্যস্থতাকাৰীসকল। মধ্যস্থতাকাৰীসকলে প্ৰয়োজনীয় প্ৰিমিয়াম সংগ্ৰহ আৰু জমা কৰা আৰু ব্যক্তিগত/নিশ্চিতকৃত প্ৰিমিয়ামসমূহ বীমা কোম্পানীক ব্যক্তিগত প্ৰস্তাৱৰ প্ৰ-পত্ৰসহ আৰু ঘোষণা/লিষ্টনিং চিট(এমআইএচ)ৰ সাৰাংশসহ জমা দিব লাগে আৰু আইএ চফট কপি আৰু প্ৰতিজন বীমাকৃত কৃষকৰ বিৱৰণ প্ৰদান কৰি আৰু প্ৰত্যক্ষভাৱে ক্ৰপ ইন্সুৰেন্স পৰ্টেলত ডাটাসমূহ আপলোড কৰিব লাগে।

b. বৈকল্পিক উপাদানৰ অধীনৰ অ-ঋণী কৃষকসকল- প্ৰত্যক্ষভাৱে বীমা কোম্পানীলৈ

বীমাযোগ্য কৰাৰ আগ্ৰহ থকা অ-ঋণী কৃষকসকলে প্ৰয়োজনীয় পৰিমাণৰ প্ৰিমিয়াম ৰাশিসহ আৰু সম্পৰ্কিত নথি যেনে ভূমি প্ৰ-পত্ৰ অথবা শ্বেয়াৰুপাৰ অথবা টেনেণ্ট কৃষকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য চুক্তি/কন্ট্ৰেকসহ প্ৰস্তাৱৰ প্ৰ-পত্ৰ বীমা-কোম্পানীলৈ ডাকযোগে অথবা বীমা পৰ্টেলৰ মাধ্যমত প্ৰেৰণ কৰিব পাৰে।

বীমা কোম্পানীসমূহে বীমা প্ৰস্তাৱ গ্ৰহণ আৰু প্ৰত্যাখান কৰাৰ অধিকাৰ সংৰক্ষণ কৰে। যদিহে কোনো প্ৰস্তাৱ প্ৰত্যাখান কৰা হয়, তেতিয়া প্ৰস্তাৱটো প্ৰাপ্ত কৰাৰ 1 মাহৰ ভিতৰত বীমা কোম্পানীৰ দ্বাৰা প্ৰিমিয়াম পুনৰিশোধ কৰা হ'ব। প্ৰস্তাৱৰ প্ৰ-পত্ৰ ডাওনলোড কৰাৰ বাবে ইয়াত ক্লিক কৰক-----

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).

Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai - 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.



20. ৰাজ্য চৰকাৰে অনুসৰণ কৰা আৰু জাননী প্ৰদান কৰা পদ্ধতিটো কি?

- পিএমএফবিওয়াই আঁচনিখন কাৰ্য্যকৰী কৰাৰ বাবে ভাৰত চৰকাৰৰ পৰা পোৱা প্ৰশাসনিক নিৰ্দেশনাৰ ইচ্চকৰণৰ পাছত।এচএলচিচিচিআই য়ে সাধাৰণতে শস্যসমূহৰ বিজ্ঞপ্তি, বিজ্ঞপ্তিত স্থান,বিত্তীয় মাত্ৰা, সুৰক্ষাৰ মাত্ৰাৰ লগতে নিবিদা জাননী ইচ্চ কৰাৰ বাবে বিভিন্ন চৰ্ত অৱস্থায়লীসমূহ চূড়ান্ত কৰাৰ বাবে সভা অনুষ্ঠিত কৰে।
- এচএলচিচিচিআই য়ে সাধাৰণতে তেঁওলোক নিজা নিজা ৰাজ্যসমূহৰ সকলো সম্পৰ্কিত ৰূপায়ন সংস্থাসমূহৰ বাবে শস্য ঋতু আৰম্ভ হোৱাৰ অতি কমেও একমাহ আগতে যেনে খাৰিফ শস্যৰ বাবে মাৰ্চ আৰু ৰবি শস্যৰ বাবে চেপ্তেম্বৰ, জাননী আৰু চাৰ্কুলাৰ জাৰী কৰে।
- ৰাজ্য চৰকাৰ আৰু নিৰ্বাচিত ৰূপায়ন সংস্থাৰ সহযোগত জাননীৰ সকলোবোৰ প্ৰয়োজনীয় তথ্য ক্ৰপ ইন্সুৰেন্স পৰ্টেল(www.agri-insurance.gov.in) ত আপলোড কৰি জাননী জাৰী কৰাৰ একসপ্তাহৰ ভিতৰত পৰ্টেলটোত উপলব্ধ কৰা উচিত।

21. পঞ্জীয়ন কৰাৰ বাবে কোনো কাট অফ তাৰিখ আছেনেকি?

পিএমএফবিওয়াইৰ নিৰ্দেশনা অনুসৰি বিভিন্ন মধ্যস্থতাকাৰী আৰু বেংকসমূহৰ বাবে ঋণটোৰ সামগ্ৰিক সময়কালৰ বাবে বাধ্যতামূলক উপাদানৰ অধীনৰ কৃষকসকলৰ বাবে কাট অফ তাৰিখ ভিন্ন হয়- খাৰিফৰ বাবে এপ্ৰিলৰ পৰা জুলাই আৰু ৰবিৰ বাবে অক্টোবৰৰ পৰা ডিচেম্বৰ।

- কৃষকসকলৰ পৰা প্ৰিমিয়াম সংগ্ৰহ কৰাৰ বাবে বেংকসকল- ঋণী আৰু অ-ঋণী দুয়ো শ্ৰেণীৰ কৃষকসকলৰ একাউন্টৰ পৰা প্ৰিমিয়াম কটা/ প্ৰস্তাৱ প্ৰ-পত্ৰ প্ৰাপ্ত কৰাৰ কাট অফ তাৰিখ , খাৰিফৰ বাবে 15th জুলাই আৰু ৰবিৰ বাবে 15th ডিচেম্বৰ।
- বীমা কোম্পানীক জমা দিয়াৰ বাবে বেংকসকল- নোডেল বেংক/বেংক শাখাসমূহৰ পৰা নিশ্চিতকৃত ঘোষণা/প্ৰস্তাৱ প্ৰাপ্ত কৰাৰ কাট অফ তাৰিখ খাৰিফ আৰু ৰবি শস্যৰ বাবে ক্ৰমে কৃষকসকলৰ একাউন্টৰ পৰা প্ৰিমিয়াম কটাৰ পৰা ঋণী কৃষকসকলৰ বাবে 15 দিনৰ ভিতৰত আৰু অ-ঋণী কৃষকসকলৰ বাবে 7 দিনৰ ভিতৰত ।
- বীমা মধ্যস্থতাকাৰী সকলৰ দ্বাৰা বীমা কোম্পানীক জমা দিয়াৰ বাবে- পদাধিকাৰী বীমা প্ৰতিনিধিৰ দ্বাৰা প্ৰস্তাৱ প্ৰাপ্ত কৰাৰ কাট অফ তাৰিখ হৈছে ঘোষণা/প্ৰিমিয়ামটো প্ৰাপ্ত কৰাৰ 7 দিনৰ ভিতৰত।

এইটো মন কৰিব লগা যে ডিএচি অথবা এফডব্লিউ অথবা কোনো ৰাজ্য/কেন্দ্ৰ শাসিত চৰকাৰসমূহে এবাৰ নিৰ্ধাৰণ আৰু বিজ্ঞপ্তিত কৰাৰ পাছত কোনো পৰিস্থিতিতেই কাট অফ তাৰিখসমূহৰ দিন প্ৰসাৰ কৰিব নোৱাৰে।

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).

Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.



22. পৰ্টেলত ডাটা লিখাৰ কোনো কাট অফ তাৰিখ আছে নেকি?

- a. বেংকাৰ আৰু মধ্যস্থতাকাৰীসকল – যিকোনো বেংকাৰ অথবা মধ্যস্থতাকাৰী সকলৰ মাধ্যমত কৰা পঞ্জীয়নৰ বাবে ব্যক্তিগত কৃষকসকলৰ তথ্যসমূহৰ চফট কপি বীমা কোম্পানীৰ পৰ্টেলত আপলোড কৰিব লাগে, প্ৰিমিয়াম সংগ্ৰহ কৰাৰ পাছত 15 দিনৰ ভিতৰত।

23. ৰাজ্যসমূহে বীমা কোম্পানীসমূহক ফলনৰ ডাটা কেতিয়া প্ৰদান কৰিব লাগে?

ৰাজ্যচৰকাৰ/কেন্দ্ৰীয় শাসিত চৰকাৰসমূহৰ বাবে, শস্য কটাৰ পাছত ফলনৰ ডাটা আৰু বীমা কোম্পানীক চূড়ান্ত শস্য কটাৰ একমাহৰ ভিতৰত ফলনৰ ডাটাসমূহ প্ৰদান কৰাৰ বাবে কাট অফ তাৰিখ চূড়ান্ত কৰা প্ৰয়োজন।

24. ডাটাসমূহ প্ৰাপ্ত কৰাৰ পাছত বীমা কোম্পানীয়ে দাবীসমূহ কেতিয়া নিষ্পত্তি কৰিব?

বীমা কোম্পানীসমূহক প্ৰদান কৰা ডাটাৰ ভিত্তিক চূড়ান্ত দাবীসমূহ, ৰাজ্য চৰকাৰৰ পৰা ডাটাসমূহ প্ৰাপ্ত কৰাৰ তিনি সপ্তাহৰ ভিতৰত পৰিশোধ কৰা উচিত।

25. বীমাকাৰীসকলৰ বাবে দৰ নিৰ্ধাৰণ কৰা অথবা প্ৰিমিয়ামৰ হাৰ নিৰ্ধাৰণ কৰাৰ বাবে মৌলিক প্ৰয়োজনীয়তাসমূহ কি কি?

- a. নিৰ্বাচিত নিৰ্দিষ্ট স্থানসমূহ যাক বীমা গোট (ইন্সুৰেন্স ইউনিট) বুলি কোৱা হয়, সেইসমূহৰ নিৰ্দিষ্ট স্থানসমূহৰ ভিত্তিত আঁচনিখন “এৰিয়া এপ্ৰচ” নীতিৰ ভিত্তিত পৰিচালনা কৰা হ’ব। জ্য চকাকা এই গোটসমূহক বীমা গোট হিচাপে বিজ্ঞপ্তিত কৰা হয় যিবিলাক গাঁও/গাঁও পঞ্চায়ত অথবা আন কোনো অনুৰূপ গোটৰ বাবে প্ৰধান শস্যসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য আন সকলোবোৰ শস্যৰ বাবে এইটো গাঁও/গাঁও পঞ্চায়ত পৰ্যায়ৰ উৰ্দ্ধৰ এটা গোট হ’ব পাৰে।
- b. এচএলচিচিআই য়ে প্ৰধান আৰু গৌণ শস্যসমূহৰ বাবে এটা ষ্টেণ্ডাৰ্ড ফৰমেটত বীমাকৃত শস্যৰ ক্ষেত্ৰৰ প্ৰমাণপত্ৰসহ বীজ ৰোপণ কৰাৰ পৰা দুইমাহৰ ভিতৰত বীমা কোম্পানীক শেহতীয়া 10 বছৰৰ ফলন তথ্য প্ৰদান কৰে।

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).

Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.



- c. কোনো জিলা/এলেকা দ্বা ঘোষণা ক যদি কোনো দুৰ্যোগ বৰ্ষ থাকিলে , সেই বৰ্ষটো তথ্য বীমা কোম্পানীত প্ৰিমিয়াম হা গণনা ক বাবে প্ৰদান ক হয়।
- d. প্ৰতি হেক্টৰৰ বাবে ঋণী আৰু অ-ঋণী দুয়ো প্ৰকাৰৰ কৃষকৰ বাবে মৌলিক বীমাকৃত ৰাশিৰ সমান হ'ব আৰু জিলা পৰ্য্যায়ৰ কাৰিকৰী কমিটিৰ সিদ্ধান্ত গ্ৰহণ কৰা আৰু এচএলচিচিআইৰ দ্বাৰা পূৰ্ব নিৰ্ধাৰিত বিত্তৰ মাত্ৰা সমান হয় আৰু বীমা কোম্পানীক তাৰ বাবে জাননী প্ৰদান কৰা হয়।

26. কোম্পানীক শস্য বীজ সিচা আৰু পৰিৱৰ্তনৰ বিষয়ে জনোৱাৰ প্ৰক্ৰিয়াটো কি?

কৃষকসকলে বীজ ৰোপণ কৰিব লগা শস্য সলনি কৰাৰ ক্ষেত্ৰত, যিকোনো স্থিতিতেই যদি থাকে তেতিয়া পৰিশোধযোগ্য প্ৰিমিয়ামৰ ভিন্নতাসহ, সম্পৰ্কিত গাঁও/ৰাজ্যখনৰ উপ জিলা পৰ্য্যায়ৰ বিষয়াৰ দ্বাৰা ইচু কৰা বীজ ৰোপণৰ প্ৰমাণপত্ৰসহ তেঁওৰ সলনিটোৰ কথা বীমা ক্ৰয় কৰা কাট অফ তাৰিখ অথবা বীজ ৰোপণ কৰাৰ কমেও 2 দিনৰ আগত বিত্তীয় প্ৰতিষ্ঠান, চেনেল পাৰ্টনাৰ/বীমা মধ্যস্থতাকাৰীৰ যোগেদি অথবা প্ৰত্যক্ষভাৱে বীমা কোম্পানীক জনোৱা উচিত। পৰিশোধ কৰা প্ৰিমিয়াম যদি আগতে বেছি আছিল , বীমা কোম্পানীয়ে তেতিয়া অতিৰিক্ত ৰাশিটো ঘূৰাই দিব।

27. বেংকৰ আৰু মধ্যস্থতাকাৰীসকলক পৰিশোধ কৰিব লগা কমিচন আৰু বেংকৰ শুদ্ধসমূহ কি কি?

বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক কৃষকসকলৰ পৰা সংগ্ৰহ কৰা প্ৰিমিয়ামৰ পৰা @4% সেৱা কৰ পৰিশোধ কৰিব লাগিব। কৃষকসকলক বীমা সম্পৰ্কীয় সেৱা প্ৰদান কৰা গ্ৰাম্য প্ৰতিনিধিসকলক বীমা কোম্পানীৰ সিদ্ধান্ত অনুসাৰে সঠিক কমিচন পৰিশোধ কৰিব লাগিব, আইআৰডিএৰ নীতিৰ অধীনৰ বিধান দিয়া কেপ(CAP) সাপেক্ষে।

28. এই আঁচনিখনৰ বাবে সেৱা কৰ প্ৰযোজ্য হ'বনে কি?

পিএমএফবিওয়াই সেৱা কৰৰ পৰা মুক্ত।

HDFC ERGO General Insurance Company Limited (Formerly HDFC General Insurance Limited).

Registered & Corporate Office: 1st Floor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400 020. Customer Service Address: D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West), Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | www.hdfcergo.com. For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license. CIN: U66030MH2007PLC177117. UIN: IRDAI Reg. No.146.